

Total number of printed pages-19

3 (Sem-6/CBCS) MAT RE 1/2

2023

**MATHEMATICS**

( Regular Elective )

**Answer the Questions from any one Option.**

**OPTION-A**

( *Numerical Analysis* )

Paper : MAT-RE-6016

Full Marks : 80

Time : Three hours

**OPTION-B**

( *Programming in C* )

Paper : MAT-RE-6026

Full Marks : 60

Time : Three hours

***The figures in the margin indicate full marks for the questions.***

***Answer either in English or in Assamese.***

*Contd.*

**OPTION-A**

(*Numerical Analysis*)

Paper : MAT-RE-6016

1. Answer the following questions :  $1 \times 10 = 10$

তলত দিয়া প্রশ্নৰ উত্তৰ দিয়া :

- (a) Under what condition is row pivoting used to enhance the basic Gauss elimination method ?

কি পরিস্থিতিতে row pivoting ব্যবহার কৰি প্রাথমিক Gauss elimination বিধি বৃদ্ধি কৰা হয় ?

- (b) Name an interpolation polynomial that should be used to interpolate a function whose input data are equally spaced.

এটা অন্তর্বেক্ষণ বহুপদৰ নাম লিখা যি এটা ফলনক অন্তর্বেক্ষণ কৰে, য'ত বাশিসূচকবোৰৰ বাশি অন্তৰাল সমান হয়।

- (c) Prove (প্রমাণ কৰা)

$$\nabla \equiv I - E^{-1}$$

- (d) If  $f(x)$  is a polynomial of  $n$  degrees then  $\Delta^{n+1} f(x)$  is

(Choose the correct answer)

যদি  $f(x)$  এটা  $n$  degree বহুপদ হয়, তেতিয়া  
 $\Delta^{n+1}f(x)$  হব (শুন্ধ উত্তর বাচি উলিওরা)

(i) 1

(ii)  $\infty$

(iii) 0

(iv)  $\frac{1}{2}$

(e) What is meant by piecewise polynomial interpolation ?

Piecewise polynomial interpolation মানে  
কি?

(f) Write down the value of  $\int_a^b f(x) dx$  by  
trapezoidal rule when  $[a, b]$  is divided  
into two subintervals.

Trapezoidal rule ৰ সহায়ত  $\int_a^b f(x) dx$  ৰ মান

উলিওরা যেতিয়া  $[a, b]$  2 ভাগত বিভক্ত কৰা হয়।

(g) What is Richardson extrapolation ?

Richardson extrapolation মানে কি?

(h) Prove (প্রমাণ করা)

$$\Delta E \equiv E \Delta$$

- (i) What is meant by iterative method for solving a system of linear equations ? Name one such method.

বৈধিক সমীকৰণৰ গোট সমাধান কৰা পুনৰাবৃত্তি বিধি কাক বোলে ? ইয়াৰ এটা উদাহৰণ দিয়া।

- (j) Name one numerical method used to solve ordinary differential equation.

Ordinary differential equation সমাধান কৰা এটা সংখ্যাত্মক পদ্ধতিৰ নাম লিখা।

2. Answer the following :

$2 \times 5 = 10$

তলৰ প্ৰশ্নৰ উত্তৰ দিয়া :

- (a) What is error in numerical analysis ? Name one source of error. Define relative error.

Numerical analysis ত ত্ৰুটি কি ? ত্ৰুটিৰ যিকোনো এটা উৎস লিখা। Relative error ৰ সংজ্ঞা লিখা।

- (b) Construct the divided difference table for the following data :

তলত দিয়া তালিকাৰ পৰা divided difference টেবুল গঠন কৰা :

x	1	2	4	7	12
y	22	30	82	106	216

- (c) Solve the equations using Gauss elimination method :

Gauss elimination পদ্ধতি ব্যবহার করি সমাধান  
করা :

$$x + y + z = 6$$

$$3x + 3y + 4z = 20$$

$$2x + y + 3z = 13$$

- (d) Use Romberg integration to evaluate :

Romberg অনুকলন ব্যবহার করি মান উলিওরা :

$$\int_1^2 \frac{dx}{x}$$

- (e) What is numerical method ? Give an example of its application.

সংখ্যাত্মক পদ্ধতি কাক কোরা হয় ? ইয়াক ব্যবহার ক'রে ? এটা উদাহরণ দিয়া।

3. Answer **any four** questions :  $5 \times 4 = 20$

যিকোনো চারিটা প্রশ্নের উত্তর দিয়া :

- (a) Find the inverse of the co-efficient matrix of the system by Gauss-Jordan method with partial pivoting and hence solve the system.

Partial pivoting ৰ সহায়ত Gauss-Jordan  
পদ্ধতি ব্যবহৃত কৰি বৈধিক সমীকৰণৰ গোটা co-  
efficient matrix ৰ প্রতিলোম উলিওৱা আৰু গোটো  
সমাধান কৰা।

$$\begin{bmatrix} 1 & 1 & 1 \\ 4 & 3 & -1 \\ 3 & 5 & 3 \end{bmatrix} \begin{bmatrix} x \\ y \\ z \end{bmatrix} = \begin{bmatrix} 1 \\ 6 \\ 4 \end{bmatrix}$$

- (b) Find the Lagrange quadratic polynomial passing through the following *three* points :  
তলত দিয়া তিনিটা বিন্দুসমূহৰ মাজেৰে যোৱা Lagrange quadratic polynomial উলিওৱা :

$$(x_1, y_1) = (-2, 4)$$

$$(x_2, y_2) = (0, 2)$$

$$(x_3, y_3) = (2, 8)$$

- (c) Obtain piecewise linear interpolating polynomial for the data given below :  
তলৰ তালিকাৰ কাৰণে piecewise linear interpolating polynomial উলিওৱা :

x	1	2	4	8
y	3	7	21	73

- (d) Given the following values of  $f(x) = \ln x$ , find the approximate value of  $f'(2.0)$  and  $f''(2.0)$  using methods based on linear and quadratic interpolation. Compare with exact solution.

$f(x) = \ln x$  ৰ কাৰণে তলৰ তালিকা দিয়া আছে। Linear আৰু quadratic interpolation ব্যৱহাৰ কৰি  $f'(2.0)$  আৰু  $f''(2.0)$  উলিওৱা exact solution ৰ লগত তুলনা কৰা।

$i$	0	1	2
$x_i$	2.0	2.2	2.6
$f(x_i)$	0.69315	0.78846	0.9551

- (e) Derive basic Simpson's  $\frac{1}{3}$  rule for

$$\int_a^b f(x) dx$$

Simpson ৰ basic  $\frac{1}{3}$  নিয়ম  $\int_a^b f(x) dx$  ৰ কাৰণে উলিওৱা।

- (f) What is midpoint method ? Write down the procedure for midpoint method:

Midpoint method কি হয় ? Midpoint method পদ্ধতিৰ সম্পর্কে লিখা।

4. Answer **any four** questions :  $10 \times 4 = 40$

যিকোনো চাবিটা প্রশ্নের উত্তর দিয়া :

- (a) Define forward difference operator. When should we use Newton-Gregory forward difference interpolation formula? Mention one advantage and one disadvantage of this formula. For the data given below where the diameter  $d$  and corresponding area  $A$  of a circle is given, find the area of a circle with diameter 82 cm :  $5+5=10$

Δ সংকাৰকৰ সংজ্ঞা লিখা। আমি কেতিয়া Newton-Gregory অগ্ৰগামী অন্তৰ্রেক্ষণ সূত্ৰ ব্যৱহাৰ কৰিব লাগে? ইয়াৰ এটা সুবিধা আৰু এটা অসুবিধা লিখা। তলতৰ তালিকাৰ পৰা য'ত বৃত্তৰ ব্যাস  $d$  আৰু ক্ষেত্ৰ  $A$  দিয়া আছে 82 cm ব্যাস থকা এটা বৃত্তৰ ক্ষেত্ৰ উলিওৱা :

$d$	80	85	90	95	100
$A$	5026	5674	6362	7088	7854

- (b) Derive Lagrange's interpolation formula. Find the interpolating polynomial from the data given below in Lagrangian form :

Lagrange's interpolation সূত্রটো প্রাপ্ত কৰা।  
 ইয়াক ব্যৱহাৰ কৰি তলত দিয়া তালিকাৰ অনুৰোধন বহুপদ  
 উলিওৱা :

$x$	1	2	3	4
$f(x)$	2	4	8	16

(c) (i) Prove (প্ৰমাণ কৰা)

$$e^x = \left( \frac{\Delta^2}{E} \right) e^x \cdot \frac{E e^x}{\Delta^2 e^x}$$

the interval of differencing being  $h$ .

(ii) Name the difference formulas for finding approximate derivatives based on using a straight line to interpolate the given data. Use them to estimate  $y'(1)$  from the data given below :

তলত দিয়া data বোৰৰ অৱকলজ এডাল সৰলৰেখাৰ ওপৰত ভিত্তি কৰি অনুৰ উলিওৱা বিভিন্ন বিভাজিত সূত্ৰবোৰ লিখা আৰু সিঁতকক ব্যৱহাৰ কৰি  $y'(1)$  উলিওৱা :

$x$	-1	0	1	2	3
$y$	$\frac{1}{2}$	1	2	4	8

(d) Find the integral

$$\int_1^2 \frac{dx}{1+x}$$

using Trapezoidal rule, Simpson's  $\frac{1}{3}$  rule and Romberg integration.

ট্রেপিয়েড'ল সূত্র, চিম্পচন  $\frac{1}{3}$  ব সূত্র আৰু ৰমবার্গ

অনুকলন ব্যৱহাৰ কৰি  $\int_1^2 \frac{dx}{1+x}$  নিৰ্ণয় কৰা।

(e) Find the solution of the system of equations correct to 3 decimal places using Gauss-Seidel iteration method :

গাউচ-চেয়দেল পদ্ধতি ব্যৱহাৰ কৰি তলৰ বৈধিক  
সমীকৰণ গোটৰ সমাধান 3 দশমিক স্থানলৈ শুন্দকৈ  
উলিওৱা :

$$x + 20y + z = -18$$

$$25x + y - 5z = 19$$

$$3x + 4y + 8z = 7$$

(f) Solve the system of equations given below correct to 3 decimal places using Jacobi iteration method :

জেকবি পুনরাবৃত্তি ব্যবহার করি বৈধিক সমীকরণ গোটৰ  
সমাধান ও দশমিক স্থানলৈ শুন্দকৈ উলিওৱা :

$$\begin{aligned} 10x + 4y - 2z &= 20 \\ 3x + 12y - z &= 28 \\ x + 4y + 7z &= 2 \end{aligned}$$

- (g) What are the two types of methods for finding numerical solutions to ODE ? Name one method from each type. Solve using Euler's method :       $2+2+6=10$

ODE সমাধান কৰা দুইবিধি সংখ্যাত্মক পদ্ধতি কি ?  
দুয়োৰে এটাকৈ উদাহৰণ দিয়া। Euler's method  
ব্যবহার কৰি সমাধান কৰা :

$$y' = 4e^{0.8t} - 0.5y$$

$$y(0) = 2, \text{ for } 0 \leq t \leq 4$$

$$h = 1$$

- (h) What is Heun's method ? Explain its procedure. Use it to solve :

Heun ৰ পদ্ধতি কি ? ইয়াক ব্যাখ্যা কৰা। Heun ৰ  
পদ্ধতি ব্যবহার কৰি সমীকরণ সমাধান কৰা :

$$\frac{dy}{dx} = 3e^{-x} - 0.4y, \quad y(0) = 5$$

$$h = 1.5, \quad 0 \leq x \leq 3$$

Find (উলিওৱা),  $y(3)$ .

---

**OPTION-B**

**(Programming in C)**

Paper : MAT-RE-6026

1. Answer the following questions :  $1 \times 7 = 7$

তলত দিয়া প্রশ্নবোরৰ উত্তৰ দিয়া :

(a) Is ‘&&’ an arithmetic operator ?

‘&&’ এটা গাণিতিক অপারেটোর নেকি ?

(b) Write the C header file, which is useful to execute the ‘printf( )’ function.

‘printf( )’ ফাংচন কার্যান্বিত কৰিবলৈ উপযোগী C হেডোৰ ফাইলটো লিখা।

(c) Do X and x represent the same variable in C language ?

X আৰু x এ C ভাষাত একেটা চলকক প্রতিনিধিত্ব কৰেনে ?

(d) Write the output of x from the following C expression :

নিম্নলিখিত C অভিব্যক্তিৰ পৰা x-ৰ আউটপুট লিখা :

int x;

x = 2 + 3.5;

- (e) Are ' $0 = x$ ' and ' $x = 0$ ' equivalent in C language ?

C ভাষাত '0 = x' আৰু 'x = 0' সমতুল্য নেকি?

- (f) Convert the following into a C expression :

নিম্নলিখিতক এটা C অভিব্যক্তিলৈ রূপান্তর কৰা :

$$z = e^x + \log y + \frac{a^b - c^d}{a + b}$$

- (g) Write one relational operator used in the C language.

C ভাষাত ব্যৱহৃত এটা সম্পর্কীয় অপারেটোৰ লিখা।

2. Answer the following questions :       $2 \times 4 = 8$

তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা :

- (a) Write two differences between local and global variables used in the C language.

C ভাষাত ব্যৱহৃত লোকেল আৰু গ্ৰেবেল ভেৰিয়েবলৰ মাজত দুটা পাৰ্থক্য লিখা।

- (b) What are 'increment' and 'decrement' operators ? Explain with examples.

'increment' আৰু 'decrement' অপাৰেটোৰ কি ?  
উদাহৰণ দি বুজাই দিয়া।

- (c) Write four words that cannot be used as variable names.

চলকৰ নাম হিচাপে ব্যৱহাৰ কৰিব নোৱাৰা চাৰিটা শব্দ  
লিখা।

- (d) Explain briefly the hierarchy of operations in the C language.

C ভাষাত operations-ৰ স্তৰ চমুকৈ ব্যাখ্যা কৰা।

3. Answer the following questions : (*any three*)

$$5 \times 3 = 15$$

তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা : (যিকোনো তিনিটা)

- (a) Write a C program to calculate the value of  $z$ , where  $z = 3x^2 + 2y^3 - 25$ , as  $x$  varies from -1.5 to 1.5 in increments of 0.5, and  $y$  varies from 0 to 3 in steps of 1.

$z$ -ৰ মান উলিয়াবলৈ এটা C প্ৰগ্ৰেম লিখা, য'ত  
 $z = 3x^2 + 2y^3 - 25$ , য'ত  $x$  0.5 স্বৰত -1.5 ৰ  
 পৰা 1.5 লৈ যায় আৰু  $y$  1 স্বৰত 0-ৰ পৰা 3 লৈ  
 যায়।

- (b) Write a C program to generate and print the numbers between 100 and 200 that are divisible by 3, but not by 4.

100 আৰু 200 ৰ মাজৰ সংখ্যা সৃষ্টি আৰু প্ৰিণ্ট কৰিবলৈ এটা C প্ৰগ্ৰেম লিখা যিবোৰক 3 ৰে ভাগ কৰিব পাৰি, কিন্তু 4 ৰে নহয়।

- (c) Write a C program using the recursive function to display the first  $n$  terms of the Fibonacci series.

Fibonacci শৃংখলাৰ প্ৰথম  $n$  টা পদ প্ৰদৰ্শন কৰিবলৈ পুনৰাবৃত্তিমূলক ফাংচন ব্যৱহাৰ কৰি এটা C প্ৰগ্ৰেম লিখা।

- (d) Write a C program to compute the value of  $\pi$  from the following series :

নিম্নলিখিত শৃংখলার পরা  $\pi$ -র মান গণনা করিবলৈ  
এটা C প্রগ্রেম লিখা :

$$\frac{\pi}{4} = 1 - \frac{1}{3} + \frac{1}{5} - \frac{1}{7} + \dots$$

- (e). Given a matrix of order  $5\times 5$ . Write a C program to find row sum and column sum of the values.

$5\times 5$  ক্রমৰ এটা মৌলকক্ষৰ মানসমূহৰ শাৰীৰ যোগফল  
আৰু স্তৰ্ণ যোগফল বিচাৰিবলৈ এটা C প্রগ্রেম লিখা।

4. Answer the following questions : (*any three*)  
 $10 \times 3 = 30$

তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা : (যিকোনো তিনিটা)

- (a) Discuss formatted input and output functions in C with examples.

উদাহৰণৰ সৈতে C ত ফর্মেট কৰা ইনপুট আৰু আউটপুট  
ফাংচনসমূহৰ বিষয়ে আলোচনা কৰা।

- (b) Write a C program that

এটা C প্রগ্রেম লিখা যিয়ে

- (i) uses one dimensional array to store 18 numbers, then

একমাত্ৰিক অনুবিন্যাস ব্যৱহাৰ কৰি 18 টা সংখ্যা  
সংৰক্ষণ কৰে, তেন্তে

- (ii) finds the mean of these numbers,  
then

এই সংখ্যাবোৰৰ গড় বিচাৰি পায়, তেন্তে

- (iii) forms a  $3 \times 3$  matrix, say  $A$ , taking  
the first nine numbers and another  
 $3 \times 3$  matrix, say  $B$  taking the rest  
of the nine numbers, and finally

প্ৰথম নটা সংখ্যা লৈ এটা  $3 \times 3$  ক্ৰমৰ মৌলকক্ষ,  
 $A$  গঠন কৰে আৰু বাকী নটা সংখ্যা লৈ আন  
এটা  $3 \times 3$  ক্ৰমৰ মৌলকক্ষ  $B$  গঠন কৰে, আৰু  
শেষত

- (iv) gives the mean of 18 numbers, and  
 $A + B$  as output.

18 টা সংখ্যাৰ গড়, আৰু  $A + B$  মৌলকক্ষটো  
আউটপুট হিচাপে দিয়ে।

- (c) Write a C program to give the absolute  
value of a number without using the  
header file ‘math.h’.

হেডার ফাইল ‘math.h’ ব্যবহার নকরাকৈ এটা সংখ্যার  
পৰম মান দিবলৈ এটা C প্ৰগ্ৰাম লিখা।

$$= 1 + x \text{ when (যেতিয়া) } n = 1$$

$$= 1 + \frac{x}{n} \text{ when (যেতিয়া) } n = 2$$

$$y(x, n) = 1 + x^n \text{ when (যেতিয়া) } n = 3$$

$$= 1 + n x \text{ when (যেতিয়া) } n > 3 \text{ or (বা) } n < 1$$

Write a C program to find the value of  
 $y$  using

তলৰ সমীকৰণ ব্যবহার কৰি  $y$ -ৰ মান বিচাৰিবলৈ এটা  
C প্ৰগ্ৰাম লিখা।

- (d) Write a C program without using an array that gives a number that is neither the highest nor the lowest of three distinct numbers.

অনুবিন্যাস ব্যবহার নকরাকৈ তিনিটা সুকীয়া সংখ্যাৰ  
ভিতৰত সৰ্বোচ্চ বা সৰ্বনিম্ন নহোৱা সংখ্যাটো দিয়া এটা  
C প্ৰগ্ৰাম লিখা।

- (e) Write briefly about ‘go to’ and ‘break’ statements. Write a C program to find the sum of all odd integers between 1 and  $n$ .

‘go to’ আৰু ‘break’ বিবৃতিৰ বিষয়ে চমুকৈ লিখা।

1 আৰু  $n$  ৰ মাজৰ সকলো অযুগ্ম সংখ্যাৰ যোগফল  
বিচাৰিবলৈ এটা C প্ৰগ্ৰাম লিখা।

- (f) Write a C programme to find the first  $n$  primes, that uses a user-defined function to check if a number is prime or not.

প্রথম  $n$  টো মৌলিক সংখ্যা বিচারিবলৈ এটা C প্ৰগ্ৰাম  
লিখা, যিয়ে এটা সংখ্যা মৌলিক হয় নে নহয় পৰীক্ষা  
কৰিবলৈ এটা ব্যৱহাৰকাৰী নিৰ্ধাৰিত ফাংচন ব্যৱহাৰ কৰে।

---